

জেৱিক কৃষি কেঁচুৰ দ্বাৰা তৈয়াৰ হোৱা দ্রব ভার্মি ওৱাচৰ ভূমিকা

ড° প্ৰবালী শৰ্মা
ড° হেম চন্দ্ৰ বৰুৱা



কৃষি বিজ্ঞান কেন্দ্ৰ
অসম কৃষি বিশ্ববিদ্যালয়
খুমটাই, গোলাঘাট

জৈরিক কৃষির কেঁচুর দ্বারা তৈয়ার হোৱা দ্রুত ভার্মি ওৰাচৰ ভূমিকা

জৈরিক কৃষির উপকাৰীতা

অধিক শস্য উৎপাদনৰ উদ্দেশ্যে কৃষিৰ বাসায়নিক সাৰৰ প্ৰয়োগ অধিক পৰিমাণে হৈছে। একেডৰা মাটিত বছৰি বাসায়নিক সাৰৰ আৰু কীটনাশক দ্রব্য ব্যৱহাৰ কৰাৰ বাবে শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পৰা হৈছে সচাঁ; কিন্তু তাকে ব্যৱহাৰ কৰোতে বাসায়নিক সাৰৰ আৰু কীটনাশক পদাৰ্থৰ ব্যৱহাৰে মাটিৰ স্বাস্থ্য হাস হোৱাৰ লগতে উৎপাদিত সামগ্ৰীৰ মানদণ্ডত বিৰূপ প্ৰভাৱ পেলাইছে। গতিকে জৈরিক সাৰৰ প্ৰয়োগৰ যোগেদি অধিক উৎপাদনৰ লগতে মাটিৰ স্বাস্থ্য আৰু পৰিৱেশ নিয়ন্ত্ৰণ কৰাতো আজিৰ বিজ্ঞানীসকলৰ প্ৰধান উদ্দেশ্য হৈ পৰিছে। জৈরিক সাৰৰ যেনে- পচন সাৰ, গোৱৰ, জৈরিক অৰ্বজনা, শস্যৰ পেলনীয়া অংশ, শাক-পাচলিৰ পেলনীয়া অংশ, কৃষি উদ্যোগৰ পেলনীয়া পদাৰ্থ আদিৰ পৰা বছৰি ক্ৰমে ৭.১, ৩.০ আৰু ৭.৬ মেট্ৰিকটন নাইট্ৰজেন, ফচফৰাচ আৰু পটাচ যোগান ধৰিব পৰা যায়। সেয়েহে এই পৰিমাণৰ জৈরিক আৰ্বজনা বাতে নষ্ট নহয় তাৰ বাবে বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ উৎকৃষ্ট জৈরিক সাৰ তৈয়াৰ কৰিছে। ইয়াৰ ভিতৰত কেঁচুসাৰ আৰু ইয়াৰ দ্বাৰা উৎপাদিত ভাৰ্মিন্দ্ৰৰ নাম বিশেষ উল্লেখনীয়। জৈরিক কৃষিৰ ওপৰত নিভৰ্ষণীল হ'লে বৰ্তমান যুগত মাটিৰ স্বাস্থ্য অটুত বখাৰ উপৰিও আমাৰ চাৰিওফালৰ বাতাবৰণ প্ৰদূষণৰ আশংকা নাথাকে।

কেঁচুৰ বৃদ্ধিকৰণ আৰু ভাৰ্মি কালচাৰনো কি ?

- ◆ ভাৰ্মি কালচাৰ হৈছে বৈজ্ঞানিক পদ্ধতিৰে কেঁচুসাৰ তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কেঁচুৰ জাত যাৰ যোগেদি আমি সিহাঁতৰ পুনৰ বংশবৃদ্ধি কৰিব পাৰো। দুইধৰণৰ কেঁচুজাত সাধাৰণতে এই প্ৰক্ৰিয়াত অংশ লোৱা দেখা যায়-

- ◆ প্ৰথমবিধি, মাটিৰ ওপৰৰ ভাগত দেখা যায় আৰু ইহাঁতে ৯০ শতাংশ জৈরিক পদাৰ্থ নিজৰ খাদ্য হিচাবে আহৰণ কৰে। এই জাত কেঁচু সাধাৰণতে ক'লা বৰণৰ আৰু কেঁচুসাৰ তৈয়াৰ কৰিবৰ বাবে উপযুক্ত।

- ◆ দ্বিতীয়বিধি কেঁচুৰে মাটিত গাঁত খান্দি মাটিত বায়ু চলাচল কৰাত সুচল কৰাৰ লগতে জৈরিক সাৰ তৈয়াৰ কৰাতো সহায় কৰে।

- ◆ কেঁচুৰে জৈরিক পদাৰ্থ অতি ক্ষীপ্তাবে কোনো পোষক দ্রব্য নষ্ট নোহোৱাকৈ পচন কৰাত সহায় কৰে। সেইকাৰণে কেঁচুক 'কৃষকৰ বন্ধু' বুলিও কোৱা হয়।

কেঁচুৰে জৈরিক পদাৰ্থৰ পচন কেনে ধৰণে কৰে ?

কেঁচুৰে মাটিত থকা জৈরিক উপাদানবোৰ আহৰণ নিজৰ খাদ্য হিচাবে ব্যৱহাৰ

কবি তাক পিছত মল হিচাবে মাটিত এবি দিয়ে। এটা মন করিবলগীয়া কথা যে কেচুঁরে নিজৰ গাৰ ওজনতকৈ ২ - ৫ ভাগ পৰ্যন্ত বেছি খাদ্য আহৰণ কৰে। তাৰে অতি কম পৰিমাণৰ খাদ্যহে কেচুঁৰ নিজৰ শ্ৰী বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰে আৰু বেছি পৰিমাণৰ খাদ্য মলত্যাগ কবি বিজলীয়া কেচুঁ-মতা তৈয়াৰ কৰে। এই কেচুঁতাত উদ্বিদৰ লাগতীয়াল পোষক দ্রব্যৰ লগতে অনেক ভিটামিন লাগতীয়াল হৰমন, অণুজীৰ কীটনাশক দ্রব্য ইত্যাদিবে গঠিত। কেচুঁৰে কৰা জৈৱিক পদাৰ্থৰ পচন উত্তম পদ্ধতিৰ, কাৰণ-

- ◆ ই জাবৰৰ দ'মত বায়ু চলাচল সুনিশ্চিত কৰে।
- ◆ ই পোষক দ্রব্য আৰু উদ্বিদৰ লাগতীয়াল দ্রৰ সমূহ অকনো নষ্ট নোহোৱাকৈ জৈৱিক পদাৰ্থৰ পচন ঘটায়।

ভাৰ্মি দ্রৰ নো কি ?

ভাৰ্মি দ্রৰ হৈছে কেচুঁৰ দ্বাৰা তৈয়াৰ হোৱা এক জুলীয়া জৈৱিক দ্রৰ। ইয়াক তৈয়াৰ কৰিবলৈ হ'লে কেচুঁৰ দ্বাৰা সৃষ্টি কৰা কেচুঁসাৰ বা ইয়াৰ দ্বাৰা উৎপাদিত জৈৱিক উপাদানবোৰ মাজেদি পানী নিঃসৰণ কৰিব লাগে। এই জুলীয়া মিশ্রণভাগ কেচুঁৰ মল, পুষ্টিকাৰক দ্রব্য আৰু বহু উপকাৰী জীৱাণুৰ দ্বাৰা গঠিত। এইদৰে তৈয়াৰ কৰা ভাৰ্মি দ্রৰ গচ্ছ সাৰ হিচাবেই নহয় বৰঞ্চ ইয়াৰ কীট-পতঙ্গ নাশক হিচাবেও ব্যৱহাৰ কৰিব পাৰি।

ভাৰ্মি দ্রৰ তৈয়াৰ কৰিবৰ বাবে বিশেষ প্ৰযুক্তিৰ প্ৰয়োজন নহয়। আমাৰ সচৰাচৰ থলুৱা পদ্ধতিৰেই ইয়াক তৈয়াৰ কৰিব পাৰি। এই দ্রৰ তৈয়াৰ কৰিবৰ বাবে লাগতীয়াল সামগ্ৰী সমূহ হ'ল :-

- 1) এটা ২৫০ লিটাৰ মানৰ ডাঙৰ ড্ৰাম বা পিপা
- 2) ইটা ২-৩ টুকুৰা
- 3) ভগা ইটাৰ গুটি বা সৰু সৰু শিল
- 4) খহতা বালি, পলসুৱা মাটি
- 5) গৰু-ম'হৰ গোৰৰ, খেৰ বা শুকান পাত
- 6) ইংৰাজী 'T' সদৃশ এটুকুৰা লোহাৰ পাইপ (নলী)

ভাৰ্মি দ্রৰ তৈয়াৰ কৰা পদ্ধতি বা প্ৰণালী-

(ক) ওপৰৰ ভাগ খোলা প্ৰায় ২৫০ লিটাৰ মানৰ এটা ড্ৰামৰ তলৰ ফালৰ বেৰত এটা সৰু বিন্ধা কৰি সেই বিন্ধাটোৱেদি ইংৰাজী (T) সদৃশ পাইপৰ দীঘলীয়া অংশটো সুমুৰাই দিব লাগে। পাইপ ডালৰ পথালি ভাগৰ এখন মুখ বন্ধ কৰি আনখন মুখত আন এদাল ক্ষুদ্ৰ নাল লগাব লাগে। (চিত্ৰ নং- ১) অথবা-

(খ) ড্রামৰ তল ভাগৰ এখন বেৰত এটা বিঞ্চা কৰি তাত ভালদৰে ঠিলা দিব লাগে।

(গ) ড্রামটো দুই বা তিনি চপৰা ইটাৰ ওপৰত এনেদৰে থ'ব লাগে যাতে ভাৰ্মিদ্রুৰ তৈয়াৰ হোৱাৰ পাছত এই খনি অন্য কোনো পাত্ৰত সহজতে আহৰণ কৰিব পৰা যায়।

(ঘ) ড্রামটোৰ ভিতৰত ২৫ ছেঁ মিঃ মানৰ ভঙা ইটা বা সৰু শিলৰ এটা তৰপ দিব লাগে।

(ঙ) ড্রামত থকা ক্ষুদ্ৰ নলটো খুলি দি, এই শিল-ইটাৰ তৰপৰ ওপৰত পুনৰ খতা বালিৰ ২০-৩০ ছেঁমি. আন এটা ডাঠ তৰপ কৰিব লাগে।

এই দুয়োটা তৰপে পানী নিঃসৰণৰ কাম কৰে। এই দুই তৰপৰ ওপৰত পলসুৱা মাটিৰ ৩০-৪৫ ছেঁ মিঃ আকৌ আন এটা তৰপ কৰিব লাগে। ওপৰৰ তৰপটোত কেচুৰ প্ৰজাতি মেলি দিব লাগে।

চিত্ৰ নং-১



কেচুৰ প্ৰজাতি কেইবিধ :-

- ১) আইছেনীয়া ফটিদা (*Eisenia foetida*)
- ২) ইউড্রিলিচ ইউজিনী (*Eudrillus eugenae*)
- ৩) লোমৰিকাচ তেৰেচ্ত্ৰিচ (*Lumbricus terrestris*)

এই গোটেই প্ৰক্ৰিয়াটোত নিতো পানী ছটিয়াই সেমেকা কৰি ৰাখিব লাগে। এই তৰপটোৰ ওপৰত শুকান গৰু-ম'হৰ গোৰৰ আৰু খেৰ দিব লাগে। এই তৰপ কেইটা বনাওঁতে নলটো ১৫ দিনৰ বাবে খোলা ৰাখিব লাগে।

ভাৰ্মিদ্রুৰ গোটোৱা পদ্ধতি :-

(ক) ১৬ দিনৰ দিনা ড্রামত লগোৱা নলটো বন্ধ কৰি দিব লাগে। তলিত সৰু বিঞ্চা কৰা এটা বাল্টি বা কলহ ড্রামটোৰ ওপৰত আঁৰি দিব লাগে। বাল্টি বা কলহটো ২.৫

লিটার মানৰ হ'লে ভাল হয়।

- (খ) এই বাল্টিটোত নিতো সর্বমুঠ প্রায় ৫ লিটাৰমান পানী ঢালিব লাগে।
- (গ) তলিত কৰা বিঞ্চাটোৱেন্দি পানী টোপাল টোপালকৈ পৰি ৰাতিটোৰ ভিতৰত ড্রামত থকা দ্রব্য আৰু কেচুৰে কৰা গাতবোৰৰ মাজেন্দি নিঃসৰণ হৈ তলি অংশত জমা হ'ব।
- (ঘ) নিতো পুৱা নলটো খুলি ভাৰ্মি দ্রৱথিনি অন্য এটা পাত্ৰত গোটাই ল'ব লাগে।
- (ঙ) আঁৰি দিয়া কলহটো পিছৰ দিনা পুনৰ পানীৰে ভৰাই দিব লাগে। এইদৰে পানী আহৰণ কৰা প্ৰক্ৰিয়াতো প্রায় ১৫ দিনমানলৈ চলাই থাকবি পাৰি।
- (চ) ১৫ দিনৰ মূৰত ড্রামটোত দিয়া গৰু-ম'হৰ গোৱৰ আৰু খেৰথিনি বদলাই দি পুনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰি।
- (ছ) ১০-১২ মাহৰ অন্তৰত এই প্ৰক্ৰিয়াটোৰ সামগ্ৰীথিনি খালি কৰি কেচুৰোৰ ভালদৰে পৃথকীকৰণ কৰি নতুনকৈ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে।

ভাৰ্মি দ্রৱৰ ব্যৱহাৰঃ-

- (ক) ১ লিটাৰ ভাৰ্মি দ্রৱ ৯ লিটাৰ পানীৰ লগত মিশ্রণ কৰি শস্যৰ বা উদ্বিদৰ ওপৰৰ অংশত ছটিয়ালে শস্যৰ বৃদ্ধি কাৰক হিচাবে কাম কৰে।
- (খ) ১ লিটাৰ ভাৰ্মি দ্রৱ আৰু ১ লিটাৰ গৰু মূৰ্ত ৮ লিটাৰ পানীৰ লগত মিশ্রণ কৰি গছৰ ওপৰৰ ভাগত ছটিয়ালে এক উন্নম কীটনাশক ঔষধ হিচাবে ব্যৱহাৰ কৰিব পাৰি।

ভাৰ্মি দ্রৱ প্ৰয়োগৰ সুবিধা সমূহঃ-

- (ক) উদ্বিদৰ প্ৰায়বোৰ প্ৰয়োজনীয় পুষ্টি এই দ্রৱত পোৱা যায়।
- (খ) দৈনন্দিন দ্রৱৰ ব্যৱহাৰে উদ্বিদৰ নতুন ডালপাত বঢ়াত সহায় কৰে আৰু উৎপাদিত ফচলৰ সতেজতাও বঢ়াই তোলে।
- (গ) এই দ্রব্য তৈয়াৰ কৰিবলৈ অতি সহজ আৰু কম ঠাইতে তৈয়াৰ কৰিব পাৰি।
- (ঘ) এই দ্রৱত নাইট্ৰজেন ধৰিব পৰা, ফ্ৰফ্ৰৰাচ দ্রবীভূত কৰিব পৰা আৰু চেলুল'জ পচাব পৰা নানা আৱশ্যকীয় অনুজীৱ থাকে।
- (ঙ) এই দ্রৱ সাৰ আৰু ঔষধৰ দৰে ব্যৱহাৰ কৰিব পাৰি কাৰণ ইয়াত অক্সিন, জিবাৰেলিন আদি উদ্বিদৰ বৃদ্ধিকাৰক পদাৰ্থ থাকে।
- (চ) কেচুৰে তৈয়াৰ কৰা দ্রৱ সাধাৰণতে ৰোগ সৃষ্টিকাৰী তথা বিষাক্ত পদাৰ্থৰ পৰা মুক্ত হয়। সেইকাৰণে ইয়াৰ প্ৰয়োগে উদ্বিদৰ ৰোগ আৰু কীট-পতঙ্গৰ আক্ৰমণ হুস কৰে। ★